

জরিয়তে কেনেকৈ সর্বমুঠ চাহিদা, নিয়োগ আৰু উৎপাদনৰ ওপৰত অনুকূল প্ৰভাৱ পেলাব পাৰি, য'ত সুদৰ হাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে তাৰ বিশ্লেষণ আগবঢ়াইছে।

### ৩.৯ মুদ্রাৰ যোগান নিৰ্ধাৰণ (Determination of money supply) :

ঐতিহাসিকভাৱে মুদ্রাৰ যোগান বিষয়টোৱে মুদ্রাৰ চাহিদা বিশ্লেষণতকৈ মৌদ্রিক তত্ত্ব সাহিত্যত কম গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয়। কাৰণ, উন্নত দেশ সমূহৰ মুদ্রা ব্যৱস্থাৰ ইতিহাসত প্ৰচলিত পূৰ্ণবয়ৰ স্বৰ্ণমান (gold standard) ব্যৱস্থাৰ প্ৰচলনে মুদ্রাৰ যোগান তত্ত্ব বিশ্লেষণৰ অৱকাশ সৃষ্টি কৰা নাছিল। মুদ্রাৰ যোগান নিৰ্ভৰ কৰিছিল স্বৰ্ণৰ খনি আৱিষ্কাৰ আৰু খনিত কাম কৰা খনি শ্ৰমিক সকলৰ কাম-কাজৰ ওপৰত। কিন্তু পৰৱৰ্তী সময়ত নগদ জমাৰ বিনিয়য় আৰু কেন্দ্ৰীয় বেংকৰ মুদ্রা যোগানৰ পৰিচালনা ক্ষমতাৰ বিকাশৰ লগে লগে মুদ্রা যোগান তত্ত্ব বিকাশৰ প্ৰচেষ্টা আৰম্ভ হ'ল।

মুদ্রা যোগানক সাধাৰণভাৱে এক নীতি নিৰ্ধাৰণৰ বিষয় হিচাপে গণ্য কৰা হয়। কিন্তু এই মতামত শুন্দ নহয়। আধুনিক মুদ্রা যোগান তত্ত্ব অনুসৰি মুদ্রা যোগান যৌথভাৱে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক সমূহ আৰু জনসাধাৰণে যোগান ধৰে। মুদ্রাৰ যোগান ( $M$ ) নিৰ্ভৰ কৰে মৌদ্রিক ভিত্তি ( $B$ ) আৰু মুদ্রা গুণক ( $m$ )ৰ ওপৰত। গতিকে,

$$M = mB$$

এই সমীকৰণটোৱে ইয়াকে বুজায় যে, মুদ্রা যোগানৰ পৰিবৰ্তন বিশ্লেষণ কাৰণে মৌদ্রিক ভিত্তি নিৰ্ধাৰণকাৰী উপাদানসমূহ আৰু মুদ্রা গুণকৰ প্ৰয়োজন।

মুদ্রাৰ যোগানৰ ক্ষেত্ৰত বিভিন্ন সংজ্ঞা আৰু অনুপাত আগবঢ়োৱা হৈছে—

(i) মুদ্রাৰ যোগান, ( $M$ )ৰ সংজ্ঞাৰ ক্ষেত্ৰত ক'ব পাৰি যে, অনা বিভীয় জনসাধাৰণ ( $C$ ) আৰু চলিত জমা ( $DD$ )ৰ আকাৰত ৰখা সকলো প্ৰচলিত মুদ্রা আৰু ধাতু মুদ্ৰাক বুজায়। গতিকে,  $M = C+DD \dots \dots \dots \text{(ii)}$

(ii) মৌদ্রিক ভিত্তিয়ে (monetary base) ( $B$ ) কেন্দ্ৰীয় বেংকে ব্যৱহাৰৰ কাৰণে যোগান ধৰা নগদ বা সংৰক্ষিত মুদ্রাক প্ৰতিনিধিত্ব কৰে। ইয়াক মৌদ্রিক ভিত্তি হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মুদ্রাক প্ৰতিনিধিত্ব কৰে। ইয়াক মৌদ্রিক ভিত্তি হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মুদ্রাক প্ৰতিনিধিত্ব কৰে। মৌদ্রিক ভিত্তিত অন্তৰ্ভুক্ত বিষয়বোৰ হ'ল — (a) স্বৰ্ণ মজুত, বাণিজ্যিক বেংক সমূহে নগদ জমা বৃদ্ধি কৰে। মৌদ্রিক ভিত্তিত অন্তৰ্ভুক্ত বিষয়বোৰ হ'ল — (a) স্বৰ্ণ মজুত, (b) মজুত সম্পদ, যেনে— চৰকাৰী আমানত, বণ আদি যাৰ ওপৰত ভিত্তি কৰি নোট ছপা কৰা হয়, (c) (b) মজুত সম্পদ, যেনে— চৰকাৰী আমানত, বণ আদি যাৰ ওপৰত ভিত্তি কৰি নোট ছপা কৰা হয়, (c)

হাতত থকা কাগজী মুদ্রা আৰু ধাতু মুদ্রা ( $C$ ) আৰু বেংকত থকা প্ৰকৃত সংৰক্ষণ ( $R$ )ৰ সমষ্টি। গতিকে  $B = C+R \dots \dots \dots \text{(iii)}$

(iii) জনসাধাৰণৰ প্ৰচলিত মুদ্রাৰ চাহিদাক চলিত জমাৰ এক আনুপাতিক ঝণাঝুক ফলন হিচাপে ধৰি লোৱা হয়। অন্য কথাত,  $C$ , যি প্ৰচলিত মুদ্রাৰ অনুপাত, ই হ'ল  $DD$  ৰ সৈতে  $C$  অনুপাত আৰু জনসাধাৰণে চলিত জমাৰ বিপৰীতে প্ৰচলিত মুদ্রাৰ অগ্ৰাধিকাৰ প্ৰকাশ কৰে। গতিকে,

$$C = c : DD \dots \dots \dots \text{(iv)}$$

$$\text{বা } C = C/DD$$

(iv) বেংকত নগদ সংৰক্ষণ ( $R$ )ৰ চাহিদা বেংকৰ মুঠ জমা ( $D$ )ৰ এক ধনাঝুক আনুপাতিক ফলন ( $r$ )। গতিকে,

$r$  ক সংৰক্ষণৰ অনুপাত হিচাপে জনা যায় আৰু ই  $D$  ত  $R$  ৰ অনুপাতক প্ৰতিনিধিৎ কৰে। গতিকে,

$$R = r.D \dots\dots\dots (v)$$

$$\text{বা, } r = R/D$$

(v) বেক্ষৰ মুঠ জমা দুইপ্ৰকাৰৰ। চলিত জমা (DD) আৰু স্থায়ী জমা (TD)। আকৌ, ধৰিলোৱা হয় যে, স্থায়ী জমা, চলিত জমাৰ এক ক্ৰমবদ্ধমান অনুপাতিক ফলন ( $t$ )। গতিকে,

$$D = DD + TD \dots\dots\dots (vi)$$

$$\text{বা, } TD = t \cdot DD \dots\dots\dots (vii)$$

$$\text{বা, } t = TD/DD$$

ওপৰত উল্লেখ কৰা সংজ্ঞা আৰু অনুপাত সমূহ প্ৰয়োগৰ জৰিয়তে মুদ্ৰা গুণকৰ আকাৰ আৰু উপাদান সমূহ প্ৰকৃতি নিৰ্ধাৰণ কৰিব পাৰি। (vi) নং সমীকৰণটো (v) নং সমীকৰণত প্ৰয়োগ কৰি সেই ফলাফলক (iii) নং সমীকৰণৰ প্ৰয়োগ কৰিলে আমি পাৰ্ণ যে—

$$B = r(DD + TD) + c \dots\dots\dots (viii)$$

আকৌ, (iv) নং আৰু (vii) নং সমীকৰণক (viii)ত প্ৰয়োগ কৰিলে পাৰ্ণ যে—

$$B = r(DD + t \cdot DD) + c \cdot DD$$

$$\text{বা, } B = (r(r+t) + c) DD \dots\dots\dots (ix)$$

সমীকৰণ (ix)ক  $DD$  ৰ কাৰণে সমাধান কৰিলে,

$$DD = 1/r(1+t) + c \cdot B \dots\dots\dots (x)$$

মুদ্ৰা যোগানৰ ক্ষেত্ৰত  $1/r(1+t) + c$  সমীকৰণে চলিত জমাৰ গুণক প্ৰকাশ কৰে। শেষত, সমীকৰণ (x) আৰু (iv)ক (ii) নং সমীকৰণত প্ৰয়োগ কৰিলে পাৰ্ণ যে,

$$M = 1 + c/r(1+t) + c \cdot B \dots\dots\dots (xi)$$

গতিকে, (xi) নং সমীকৰণৰ  $1 + c/r(1+t) + c$  হ'ল মুদ্ৰা গুণকৰ মূল্য ( $m$ )। গতিকে—

$$m = 1 + c/r(1+t) + c \dots\dots\dots (xii)$$

তলত চিত্ৰিত উচ্চ ক্ষমতা (High powered) মুদ্ৰা ( $B$ )ৰ যোগান বজাৰৰ ভাৰসাম্যতা দেখুওৱা হৈছে। উচ্চ ক্ষমতা মুদ্ৰা যোগান ( $B$ ) উলৰভাৱে আৰু চলিত জমা (DD) সমান্তৰাল ভাৱে জোখা হৈছে।  $B$  ৰেখাডাল এতে সমান্তৰাল ৰেখা আৰু এই ৰেখাই বাহ্যিকভাৱে মৌদ্রিক কৰ্তৃপক্ষই উচ্চ ক্ষমতা মুদ্ৰা যোগান নিৰ্দিষ্ট কৰাক বুজাইছে। আৰু ই চলিত জমাৰ সম্পূৰ্ণ অস্থিতিস্থাপক।

$C$  আৰু  $R$  ৰেখা উৰ্দ্ধগামী সৰল ৰেখা আৰু এই ৰেখা আহৰণৰ ভিত্তি হ'ল—  $C$  আৰু  $r(1+t)$ ৰ মান।  $C + R$  হ'ল কেৱল  $C$  আৰু  $R$  ৰ উলৰ সমষ্টি। গতিকে  $C + R$  ৰেখা আৰু  $B$  ৰেখাৰ ছেদ বিন্দুৱে উচ্চ ক্ষমতা মুদ্ৰা বজাৰ

ভাৰসাম্যতা প্ৰতিনিধিত্ব কৰে। এই ভাৰসাম্যতা বিন্দু  $E$  ত মুদ্ৰা কৰ্তৃপক্ষই মুদ্ৰা বজাৰত নিৰ্ধাৰণ কৰা উচ্চ ক্ষমতা মুদ্ৰা ৰখাৰ প্ৰতি জনসাধাৰণ আৰু বেংক সমূহে সম্পূৰ্ণ সন্তুষ্টি লাভ কৰে ( $O_B^- = OC_0 + CO_B^-$ )। মুদ্ৰা কৰ্তৃপক্ষই যোগান ধৰা মুঠ মুদ্ৰাৰ পৰিমাণ  $O_B^-$ । আনহাতে জনসাধাৰণে ৰখা প্ৰচলিত মুদ্ৰাৰ পৰিমাণ  $OC_0$  আৰু বেংকত থকা মুদ্ৰাৰ পৰিমাণ,  $O_B^- - OC_0 = C_B^-$  বা  $OR_0$ । ভাৰসাম্য মুদ্ৰা যোগানৰ পৰিমাণ হ'ব, জনসাধাৰণৰ হাতত থকা প্ৰচলিত মুদ্ৰাৰ পৰিমাণ আৰু বেংক সমূহৰ চলিত জমাৰ যোগফল ( $OC_0 + DD_0$ )।

### ১. মুদ্ৰা যোগানৰ নিৰ্ধাৰক সমূহ (Determinants of money supply) :

মুদ্ৰা যোগানৰ মূল নিৰ্ধাৰক সমূহ হ'ল—

- (a) মৌদ্রিক ভিত্তি (Monetary base)
- (b) মুদ্ৰা গুণক (Money multiplier)। মুদ্ৰাৰ যোগানৰ এই নিৰ্ধাৰক দুটাৰ ওপৰত আকৌ বিভিন্ন উপাদানে প্ৰভাৱ পেলায়। মুদ্ৰা যোগানৰ ওপৰত প্ৰভাৱ পেলোৱা উপাদান সমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পাৰি।
- (i) মৌদ্রিক ভিত্তি (Monetary base) : মুদ্ৰা যোগানৰ আকাৰ নিৰ্ধাৰণ কৰা এক উল্লেখযোগ্য নিৰ্ধাৰক হ'ল মৌদ্রিক ভিত্তি (B)। মৌদ্রিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যক্ষ ভাৱে মুদ্ৰা যোগানৰ পৰিবৰ্তন হয়। মৌদ্রিক ভিত্তিয়ে কেন্দ্ৰীয় বেংকে যোগান ধৰা নগদ আৰু সংৰক্ষিত মুদ্ৰাৰ পৰিমাণক বুজায়। চৰকাৰী নীতিৰ ওপৰত নিৰ্ভৰ কৰি মৌদ্রিক ভিত্তি পৰিবৰ্তন হয় আৰু মুদ্ৰাৰ মূল্যয়ো ইয়াৰ ওপৰত প্ৰভাৱ পেলায়।




Fig. 3.H